

গ্ৰাহকৰ তথ্য আৰু একাউন্ট খোলাৰ প্ৰ-পত্ৰ (একক মালিকানাধীন প্ৰতিষ্ঠানৰ বাবে)



(অনুগ্ৰহ কৰি প্ৰ-পত্ৰখন কেৱল মাত্ৰ ডাঙৰ ফলা আখৰ আৰু একে চিহ্নহীৰে পূৰণ কৰিব। এইখন এক যন্ত্ৰৰ দ্বাৰা পঢ়িব পৰা প্ৰ-পত্ৰ আৰু এক স্কেনাৰৰ মাধ্যমেৰে যাব।)
প্ৰযোজ্য অনুসৰি বক্সসমূহ ☒ টিক কৰিব। *বাধ্যতামূলক ক্ষেত্ৰ।

আবেদনৰ তাৰিখ চিক্ৰেইট নম্বৰ সত্তাৰ গ্ৰাহক আইডি (ইতিমধ্যে থকা গ্ৰাহকৰ বাবে)
শাখা কোড আপোনাৰ (Branch Name) শাখাত মোৰ/আমাৰ একাউন্ট খোলক কেচ প্ৰকাৰ ☐ আৰ-কিট ☐ আৰ-কিট নোহোৱা
ইতিমধ্যে থকা চিআইএফ আইডি: আপডেট ☐ এই গ্ৰাহক তথ্য প্ৰ-পত্ৰত উল্লেখিত বিৱৰণ অনুসৰি মই/আমি বৰ্তমানে থকা আমাৰ চিআইএফ আপডেট কৰিব বিচাৰো।

1. সত্তাৰ বিৱৰণ

*নাম
*অন্তৰ্ভুক্তিৰ তাৰিখ *অন্তৰ্ভুক্তিৰ চহৰ *অন্তৰ্ভুক্তিৰ দেশ
*পেন নং জিএছটিএন নং *পঞ্জীয়ন কৰা হৈছে ☐ হয় ☐ নহয়
*উদ্যোগৰ প্ৰকাৰ ☐ উৎপাদন ☐ এনবিএফটি ☐ নিৰ্মাণ ☐ অলাভজনক সংস্থা ☐ ক্ষুদ্ৰ উদ্যোগ ☐ অন্যান্য
যদি 'অন্যান্য' হয় তেন্তে বেংকৰ কেৱল ইতিমধ্যে নিৰ্দিষ্ট অনুদৰি উদ্যোগ কোড পূৰণ কৰক
*বাৰ্ষিক টাৰ্ণঅৱাৰ ☐ 0-5 লাখ ☐ 5-10 লাখ ☐ 10-25 লাখ ☐ 25-50 লাখ ☐ 50 লাখ-1 কোটি ☐ 1-5 কোটি ☐ 5-25 কোটি ☐ 25-50 কোটি ☐ 50-100 কোটি ☐ > 100 কোটি
আইনী সত্তা চিনাক্তকৰ্তা নম্বৰ আইনী সত্তা চিনাক্তকৰ্তাৰ মেয়াদ
উকলি যোৱাৰ তাৰিখ
আইআৰএ পঞ্জীয়ন নম্বৰ সত্তাৰ ৱেবছাইট ইউআৰএল
*আপুনি ৰাজনৈতিকভাৱে উন্মুক্ত ব্যক্তি বা তেনে কোনোবা ব্যক্তিৰ সম্পৰ্কীয় নেকি? ☐ হয় ☐ নহয়

2. ঠিকনাৰ বিৱৰণ

*পঞ্জীয়নভুক্ত কাৰ্যালয় ঠিকনা (প্ৰমাণ বাধ্যতামূলক)
দোকান / কাৰ্যালয়ৰ নং. আৰু
বিভিৎৰ নাম / নং.
পথ / ৰাস্তাৰ নাম / নং
*লেণ্ডমাৰ্ক *চহৰ
*ৰাজ্য *দেশ *পিনকোড
যোগাযোগৰ বিৱৰণ
দেশৰ কোড এছটিডি কোড ফোন নং. এক্সটেনচন
মোবাইল নং. (এছএমএছ সতৰ্কতা প্ৰাপ্ত কৰিবৰ বাবে)
ইমেইল আইডি
(ই-বিবৃতি আৰু ই-সতৰ্কতা) অনুগ্ৰহ কৰি আপোনাৰ সঠিক ইমেইল আইডি প্ৰদান কৰি পৰিৱেশ অনুকূল ই-বিবৃতিৰ বাবে বিকল্প গ্ৰহণ কৰাৰ কথা চিন্তা কৰক, ভৌতিক বিবৃতিৰ বাবে ভৱিষ্যতে নিকটৱৰ্তী আৰবিএল শাখা পৰিদৰ্শন কৰক।
ব্যৱসায়ৰ প্ৰধান স্থান (A. তলত পূৰণ কৰক যদিহে পঞ্জীয়নভুক্ত ঠিকনাতকৈ ভিন্ন হয় B. প্ৰমাণ বাধ্যতামূলক)
দোকান / কাৰ্যালয়ৰ নং. আৰু
বিভিৎৰ নাম / নং.
পথ / ৰাস্তাৰ নাম / নং
*লেণ্ডমাৰ্ক *চহৰ
*ৰাজ্য *দেশ *পিনকোড
পছন্দৰ মেইল কৰা ঠিকনা ☐ পঞ্জীয়নভুক্ত কাৰ্যালয় ঠিকনা ☐ ব্যৱসায়ৰ প্ৰধান স্থান ☐

3. অনুমোদিত স্বাক্ষৰকাৰী/সকলৰ বিৱৰণ

অনুমোদিত স্বাক্ষৰকাৰী/সকলৰ নাম পদবী গ্ৰাহক আইডি নং. (যদি বিদ্যমান গ্ৰাহক হয়)
1.
2.

4. *খুলিব লোৱা একাউন্ট(সমূহ)ৰ প্ৰকৃতি

☐ চলিত একাউন্টৰ আঁচনিৰ নাম Scheme Name *এএমবি/একিউবি/কিউটিপি টকা
*গড় মাহেকীয়া বেলেঞ্চ / গড় ত্ৰিমাসিক বেলেঞ্চ / ত্ৰিমাসিক গ্ৰুপুট - সঞ্চয় আৰু চলিত একাউন্টৰ বাবে
☐ মালিক ☐ যিকোনো ব্যক্তি (*কেৱল আদেশ সংযোজনৰ ক্ষেত্ৰত)

5. *আপোনাৰ বেংকিং সহজ কৰি তুলিবলৈ আপোনাক কি প্ৰয়োজন হ'ব

এছএমএছ বেংকিং ☐ হয় ☐ নহয় বৈকল্পিক এছএমএছ সতৰ্কতা ☐ হয় ☐ নহয় বৈকল্পিক ইমেইল সতৰ্কতা ☐ হয় ☐ নহয়
অনুগ্ৰহ কৰি মন কৰিব বৈকল্পিক সতৰ্কবাণী কেৱল চলিত একাউন্টৰ বাবে 5000 টকাতকৈ অধিক ধনৰ বাবেহে প্ৰেৰণ কৰা হ'ব। বৈকল্পিক সতৰ্কবাণীৰ পৰা চাৰ্জ গ্ৰহণ কৰা হ'ব। সবিশেষ জানিবলৈ চাৰ্জৰ সূচী চাওক। অনুগ্ৰহ কৰি মন কৰিব যে লেনদেনৰ পৰিমাণ যিয়েই নহওক কিয়, আপুনি বিনামূলীয়াকৈ বাধ্যতামূলক সতৰ্কবাণী লাভ কৰি থাকিব।
যোগাযোগৰ বাবে পছন্দৰ ভাষা: ☐ ইংৰাজী ☐ হিন্দী ☐ মাৰাঠী ☐ অসমীয়া ☐ বাংলা ☐ গুজৰাটী ☐ কান্নাড়া ☐ মালয়ালম ☐ ওড়িয়া
☐ পঞ্জাবী ☐ তামিল ☐ তেলেগু ☐ অন্যান্য
চেক বুক ☐ হয় ☐ নহয়
ডেবিট কাৰ্ড ☐ হয় ☐ নহয় কাৰ্ডৰ ভিন্নতা ☐ এণ্টাৰপ্ৰাইজ ☐ ইনচিগনিয়া ☐ চিপ্লেচাৰ+ ☐ পিনাক'ল ☐ ফ্ৰেণ্ট ☐ অন্যান্য
☐ ড'ব-ষ্টেপ বেংকিং (*কেৱল সেৱাযোগ্য স্থানত প্ৰযোজ্য)

৪. *এফএটিচিএ / চিআৰএছ ঘোষণা

ব্যক্তিগত একাউন্টৰ বাবে এফএটিচিএ - চিআৰএছ ঘোষণা (একক মালিকৰ ক্ষেত্ৰত)

এফএটিচিএ আৰু চিআৰএছৰ অধীনৰ সবিশেষ (নিৰ্দেশনাসমূহ চাওক)

(অনুগ্রহ কৰি আপোনাৰ কৰ আৱাসৰ বিষয়ে অধিক নিৰ্দেশনাৰ বাবে আপোনাৰ পেছাদাৰী কৰ পৰামৰ্শদাতাৰ সৈতে পৰামৰ্শ কৰক)

1. একাউন্টধাৰীৰ নাম:	2. গ্ৰাহকৰ নাম:
3. পিতৃৰ নাম:	4. পতি বা পত্নীৰ নাম (বৈকল্পিক):
5. লিংগ:	6. পেন
7. আধাৰ নম্বৰ (যদি উপলব্ধ থাকে):	8. জন্মৰ তাৰিখ:
9. জন্মৰ চহৰ:	10. জন্মৰ দেশ:
11. জাতীয়তা:	12. বৃত্তিৰ প্ৰকাৰ:
13. কৰ বাসস্থানৰ ঠিকনা (চহৰ, ৰাজ্য, দেশ আৰু পিন কোডৰ অন্তৰ্ভুক্তিৰে)	
14. ঠিকনাৰ প্ৰকাৰ:	বৰ্তমানৰ আবাসিক ব্যৱসায়
15. চিনাক্তকৰণ নথিপত্ৰ আৰু নম্বৰ: (উদাহৰণ পাছপ'ৰ্ট, নিৰ্বাচন আইডি ইত্যাদি)	

অনুগ্রহ কৰি প্ৰযোজ্য কৰ বাসস্থান ঘোষণা টিক কৰক: (যিকোনো এটা)

- ☐ ব্যক্তিজন ভাৰতৰ কৰ বাসিন্দা হয় আৰু অন্য কোনো দেশৰ কৰ বাসিন্দা নহয় অথবা
- ☐ ব্যক্তিজন তলৰ তালিকাত উল্লেখ কৰা দেশ / সমূহৰ কৰ বাসিন্দা

অনুগ্রহ কৰি কৰ উদ্দেশ্যৰ বাবে সত্তা যিখন দেশৰ বাসিন্দা হয় আৰু সংশ্লিষ্ট আইডি নম্বৰ তলত উল্লেখ কৰক:

দেশ	কৰ চিনাক্তকৰণ নম্বৰ %	চিনাক্তকৰণৰ প্ৰকাৰ (টিআইএন বা অন্য %, অনুগ্রহ কৰি নিৰ্দিষ্ট কৰক)

#আমেৰিকাকো অন্তৰ্ভুক্ত কৰা হয়, য'ত ব্যক্তিজন আমেৰিকাৰ এজন নাগৰিক / গ্ৰীণ কাৰ্ডধাৰী হয়

% যদি কৰ চিনাক্তকৰণ নম্বৰ উপলব্ধ নহয়, তেন্তে কৃপা কৰি কাৰ্য্যকৰী সমতুল্য প্ৰদান কৰক\$

প্ৰমাণীকৰণ

মই / আমি এই প্ৰ-পত্ৰৰ প্ৰয়োজনীয়তা বুজি পাইছো (এফএটিচিএ / চিআৰএছ নিৰ্দেশনাৰ সৈতে পঢ়ক) আৰু ইয়াৰ দ্বাৰা নিশ্চিত কৰিছো যে মোৰ / আমাৰ দ্বাৰা প্ৰদান কৰা তথ্য সত্য, শুদ্ধ আৰু সম্পূৰ্ণ।
 মই / আমি এইটোও নিশ্চিত কৰোঁ যে মই / আমি তলত উল্লেখ কৰা এফএটিচিএ / চিআৰএছ চৰ্ত আৰু নিয়মসমূহ পঢ়িছো আৰু বুজি পাইছো আৰু ইয়াৰ দ্বাৰা এই একেখিনি গ্ৰহণ কৰিছো।

নাম:

তাৰিখ:

স্থান:

স্বাক্ষৰ

এফএটিচিএ আৰু চিআৰএছৰ অধীনত বিৱৰণ (নিৰ্দেশনা চাওক)

কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব'ৰ্ডে আয়কৰ নিয়ম, 1962 ৰ অংশ হিচাপে নিয়ম 114এফ ৰপৰা 114 এইচলৈকে অধিসূচনা জাৰি কৰিছে, যি নিয়ম অনুসৰি বেংকৰ দৰে বিত্তীয় প্ৰতিষ্ঠানসমূহে আমাৰ সকলো একাউন্টধাৰীৰ অতিৰিক্ত ব্যক্তিগত, কৰ আৰু লাভাৱান মালিকৰ তথ্য আৰু কিছুমান প্ৰমাণপত্ৰ নথিপত্ৰ বিচাৰিব লাগিব। প্ৰাসংগিক ক্ষেত্ৰত, কৰ কতৃপক্ষ / নিযুক্ত সংস্থাক তথ্য অৱগত কৰিব লাগিব। অনুসৰণৰ দিশত, আমি একাউন্টৰ পৰা উপযুক্তভাৱে ধৰি ৰখা বা ইয়াৰ সৈতে জড়িত যিকোনো উপাৰ্জন নিশ্চিত কৰাৰ উদ্দেশ্যে যিকোনো প্ৰতিষ্ঠান যেনে ধৰি ৰখা এজেন্সিক তথ্য প্ৰদান কৰিবলগীয়া হ'ব পাৰে।

যদি আপুনি প্ৰদান কৰা কোনো তথ্যত কোনো ধৰণৰ পৰিৱৰ্তন হয়, তেন্তে অনুগ্রহ কৰি নিশ্চিত কৰক যে আপুনি আমাক তৎকালীনভাৱে, অৰ্থাৎ 30 দিনৰ ভিতৰত পৰামৰ্শ প্ৰদান কৰিব।

এফএটিচিএ - চিআৰএছ নিৰ্দেশনাসমূহ:

যদি আপোনাৰ কৰ আৱাস সম্পৰ্কে কোনো প্ৰশ্ন আছে, তেন্তে অনুগ্রহ কৰি আপোনাৰ কৰ উপদেষ্টাৰ সৈতে যোগাযোগ কৰক। যদি আপুনি আমেৰিকাৰ নাগৰিক বা বাসিন্দা বা গ্ৰীণ কাৰ্ডধাৰী হয়, তেন্তে অনুগ্রহ কৰি আপোনাৰ আমেৰিকাৰ কৰ পৰিচয় নম্বৰৰ সৈতে বিদেশী দেশৰ তথ্য ক্ষেত্ৰত আমেৰিকা অন্তৰ্ভুক্ত কৰক।

\$আপুনি কৰ বাসিন্দা হোৱা দেশখনে যদি এনে চিনাক্তকৰ্তা প্ৰদান কৰে, তেন্তে টিআইএন বা কাৰ্য্যকৰী সমতুল্য যোগান ধৰাটো বাধ্যতামূলক। যদি এতিয়াও কোনো টিআইএন উপলব্ধ হোৱা নাই বা এতিয়াও জাৰি কৰা হোৱা নাই, তেন্তে অনুগ্রহ কৰি এটা ব্যাখ্যা দিব আৰু ইয়াক প্ৰ-পত্ৰৰ সৈতে সংলগ্ন কৰক।

যদি গ্ৰাহকৰ বিদেশী দেশৰ সৈতে জড়িত তলত উল্লেখ কৰা ইংগিতসমূহ আছে আৰু তথাপিও নিজকে নিজ দেশৰ কৰ-বিহীন বাসিন্দা বুলি ঘোষণা কৰে, তেন্তে গ্ৰাহকে তলত উল্লেখ কৰা ধৰণে প্ৰাসংগিক নিৰাময় নথি-পত্ৰ প্ৰদান কৰিব লাগিব:

এফএটিচিএ / চিআৰএছ সূচক পৰ্যবেক্ষণ কৰা হৈছে (টিক কৰা হৈছে)	এফএটিচিএ / চিআৰএছ সূচকৰ নিৰাময়ৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ
আমেৰিকাত জন্মৰ স্থান	1. একাউন্টধাৰী জন আমেৰিকাৰ নাগৰিক বা কৰ উদ্দেশ্যে বাসিন্দা নহয় বুলি আত্মপ্ৰমাণীকৰণ 2. নন-আমেৰিকান পাছপ'ৰ্ট বা জাতীয়তা বা নাগৰিকত্বৰ প্ৰমাণ দিয়া নন-আমেৰিকান চৰকাৰে জাৰি কৰা নথি-পত্ৰ (তলৰ নথিপত্ৰ চাওক); আৰু 3. তলত উল্লেখ কৰা নথিপত্ৰৰ যিকোনো এটা: A. “জাতীয়তা হেৰুৱাৰ প্ৰমাণপত্ৰৰ কপি বা B. আমেৰিকাৰ নাগৰিকত্ব ত্যাগ কৰাৰ পিছতো গ্ৰাহকৰ হাতত এনে প্ৰমাণপত্ৰ কিয় নাই সন্ধ্যাৰ যুক্তিসংগত ব্যাখ্যা ৭ অথবা গ্ৰাহকে জন্মৰ সময়ত আমেৰিকাৰ নাগৰিকত্ব লাভ নকৰাৰ কাৰণ।
ভাৰতৰ বাহিৰে অন্য এখন দেশৰ বাসস্থান / মেইলিং ঠিকনা	1. একাউন্টধাৰী জন আমেৰিকাৰ নাগৰিক বা ভাৰতৰ বাহিৰে অন্য কোনো দেশৰ কৰ বাসিন্দা নহয় বুলি আত্মপ্ৰমাণীকৰণ; আৰু 2. নথিপত্ৰৰ প্ৰমাণ (তলৰ তালিকা চাওক)
ভাৰতৰ বাহিৰে অন্য এখন দেশৰ টেলিফোন নম্বৰ	যদি কোনো ভাৰতীয় টেলিফোন নম্বৰ প্ৰদান কৰা হোৱা নাই 1. একাউন্টধাৰী জন আমেৰিকাৰ নাগৰিক বা ভাৰতৰ বাহিৰে অন্য কোনো দেশৰ কৰ বাসিন্দা নহয় বুলি আত্মপ্ৰমাণীকৰণ; আৰু 2. নথিপত্ৰৰ প্ৰমাণ (তলৰ তালিকা চাওক) যদি এক বিদেশী দেশৰ টেলিফোন নম্বৰৰ সৈতে ভাৰতীয় টেলিফোন নম্বৰ প্ৰদান কৰা হৈছে 1. একাউন্টধাৰী জন আমেৰিকাৰ নাগৰিক বা কৰৰ উদ্দেশ্যে ভাৰতৰ বাহিৰে অন্য কোনো দেশৰ কৰ বাসিন্দা নহয় বুলি আত্মপ্ৰমাণীকৰণ; আৰু 2. নথিপত্ৰৰ প্ৰমাণ (তলৰ তালিকা চাওক)
ভাৰতৰ বাহিৰে অন্য এখন দেশত ৰক্ষণাবেক্ষণ কৰা একাউন্টলৈ ধন স্থানান্তৰ কৰাৰ স্থায়ী নিৰ্দেশনা (ডিপোজিটৰী একাউন্টৰ বাহিৰে)	1. একাউন্টধাৰী জন আমেৰিকাৰ নাগৰিক বা ভাৰতৰ বাহিৰে অন্য কোনো দেশৰ কৰ বাসিন্দা নহয় বুলি আত্মপ্ৰমাণীকৰণ; আৰু 2. নথিপত্ৰৰ প্ৰমাণ (তলৰ তালিকা চাওক)

কৰ উদ্দেশ্যৰ বাবে বাসগৃহ (সমূহ) স্থাপন কৰিবলৈ প্ৰয়োজনীয় গ্ৰহণযোগ্য নথিপত্ৰ প্ৰমাণৰ তালিকা:

- অনুমোদিত চৰকাৰী সংস্থাৰ দ্বাৰা প্ৰদান কৰা বাসস্থানৰ প্ৰমাণ পত্ৰ*
- অনুমোদিত চৰকাৰী সংস্থাৰ দ্বাৰা প্ৰদান কৰা বৈধ পৰিচয় পত্ৰ* (যেনে পাছপ'ৰ্ট, ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ আদি)

*চৰকাৰ বা ইয়াৰ সংস্থা বা যিখন দেশ বা ভূখণ্ডৰ পৌৰসভাত পেৰীয়ে বাসিন্দা বুলি দাবী কৰে।

9. জমা কৰাৰ বিৱৰণ

মই আমি বুক কৰিব বিচাৰো এক ☐ কেলেৱল এফডি ☐ *নন-কেলেৱল ফিল্ড ডিপোজিট ☐ এনআৰঅ' কৰ সঞ্চয়কাৰী এফডি: (সময়সীমা-5 বছৰ লক-ইন)

ধনৰ কৰিমাণ

মুদ্ৰা

ভেলু তাৰিখ

(*ক্ৰিয়াৰ ফাপৰ উপলব্ধতাৰ ওপৰত নিৰ্ভৰ কৰি ভেলু তাৰিখ প্ৰদান কৰা হ'ব)

ধনৰ পৰিমাণ শব্দত

☐ নগদ^১ ☐ চেক নং @ তাৰিখ ড্ৰ' কৰা হৈছে বেংক শাখা

☐ মোৰ আৰবিএল একাউন্ট নম্বৰ ডেবিট কৰক

সময়সীমা মাহ দিন

সুতৰ হাৰ % (প্ৰ.ব.)

সুত পেআউটৰ বিকল্প ☐ পৰিপক্বতা ☐ মাহেকীয়া (মাহেকীয়া পেআউটৰ বাবে ৰেহাই হাৰ প্ৰযোজ্য হ'ব) ☐ ত্ৰিমাসিক ☐ বাৰ্ষিক

জ্বালাত উল্লেখ কৰা অনুসৰি সুত পেআউট: ☐ কেলেণ্ডাৰ দিন ☐ জমা কৰা বাৰ্ষিকী

পৰিপক্বতাৰ নিৰ্দেশনাসমূহ: ☐ মূলধন আৰু সুত নবীকৰণ ☐ মূলধন নবীকৰণ আৰু পৰিশোধনীয় সুত পৰিশোধ ☐ নবীকৰণ নকৰিব - মূলধন আৰু সুত পৰিশোধ

সুত/পৰিপক্বতা পৰিশোধ কৰক ☐ ডিডি/পিঅ' অথবা ☐ একাউন্ট নম্বৰ আইএফএছচি কোড

যদি আপুনি ফিল্ড ডিপোজিটৰ পৰিপক্বতাৰ ধন অন্য বেংকলৈ জমা দিব বিচাৰে তেন্তে হিতাধিকাৰী বেংকৰ বাতিল চেক আমাক প্ৰদান কৰক।

☐ মই / আমি, মোৰ / আমাৰ সঞ্চয় / চলিত একাউন্টত অটো-ছুইপ সুবিধা(মনি মেক্স সুবিধা)সক্ৰিয় কৰিব বিচাৰো। এই সুবিধাৰ অধীনত, মই / আমি ফিল্ড ডিপোজিট (এফডি) সমূহ 181 দিনৰ ডিফল্ট কাৰ্যকাল আৰু এক দৈনিক বুকিং সঘনতাৰ সৈতে সৃষ্টি কৰাৰ বাবে অনুৰোধ কৰিছো আৰু সন্মত হৈছো। ছুইপ-আউট শ্বেছহোল্ড(যি পৰিমাণৰ ওপৰত এক টাৰ্ম ডিপোজিট সৃষ্টি কৰিব লাগে)সংশ্লিষ্ট একাউন্টৰ বাবে প্ৰযোজ্য মাহেকীয়া / ত্ৰিমাসিক গড় বেলেঞ্চ(এমএবি / কিউএবি)ৰ দুগুণ বা 50,000 টকা। উক্ত শ্বেছহোল্ড অতিক্ৰম কৰা বেলেঞ্চৰ পৰা ন্যূনতম 5,000 টকাৰ বাবে আৰু তাৰ পিছত 5,000 টকাৰ বহুগুণত, সৰ্বোচ্চ 25,00,000 টকা পৰ্যন্ত একক এফডি সৃষ্টি কৰিব লাগে।

প্ৰথম আবেদনকাৰী জ্যেষ্ঠ নাগৰিক হয় নেকি ☐ হয়(যদি হয়, তেন্তে বেংকৰ কেৱাইচি পলিচি অনুসৰি বয়সৰ প্ৰমাণ দেখুওৱা নথিপত্ৰৰ কপি সংলগ্ন কৰক) ☐ নহয়

ছুইপ-ইন সুবিধাৰ নিৰ্দেশনা ☐ হয় ☐ নহয় আৰবিএল সঞ্চয় / চলিত একাউন্ট নম্বৰ লিংক কৰক

(অটো ছুইপৰ সুবিধাৰ বাহিৰেও বুকিং কৰা ফিল্ড ডিপোজিটৰ বাবে প্ৰযোজ্য (মনি মেক্স সুবিধা))

কেলেৱল জমা ধন- গ্ৰাহকে আংশিক/সম্পূৰ্ণ ধন পৰিপক্বতাৰ পূৰ্বে উলিয়াব পাৰে।

কেলেৱল নোহোৱা জমা ধন - গ্ৰাহকে পৰিপক্বতাৰ পূৰ্বে উলিয়াব নোৱাৰে।

^১একাউন্ট খোলাৰ বাবে প্ৰাৰম্ভিক ধনৰ পৰিমাণ যদি নগদ হয়, তেনেহ'লে গ্ৰাহকে ব্যক্তিগতভাৱে শাখা পৰিদৰ্শন কৰিব লাগিব আৰু চৰকাৰী ৰচিদ প্ৰাপ্ত কৰিব লাগিব। (কেৱল চিএছএৰ বাবে প্ৰযোজ্য)

@চেক একাউন্ট পেয়ী হিচাপে ক্ৰছ কৰিব লাগিব আৰু 'আৰবিএল বেংক লিমিটেডক প্ৰদান কৰিব লাগিব। একাউন্ট <আবেদনকাৰীৰ নাম>'

টোকা: i. যদি আমি ফিল্ড ডিপোজিটৰ মেয়াদ উকলি যোৱাৰ পূৰ্বে আপোনাৰ পৰা নিৰ্দিষ্ট নিৰ্দেশনা লাভ নকৰো, তেন্তে আমি ফিল্ড ডিপোজিটৰ মূল সময়সীমাৰ বাবে ডিপোজিটৰ পৰিপক্বতা/নবীকৰণৰ দিনটোত প্ৰচলিত সুতৰ প্ৰযোজ্য হাৰত ফিল্ড ডিপোজিট নবীকৰণ কৰিম। এফডিৰ সম্পূৰ্ণ আংশিক ধন পৰিপক্বতাৰ পূৰ্বে উলিওৱাৰ সময়ত এফডি প্ৰকৃততে বেংকত থকা সময়ছোৱাৰ বাবে প্ৰযোজ্য হাৰত সুত প্ৰদান কৰা হ'ব, 1% জৰিমনা বিহা হ'ব। ii. ছুইপ-ইন নিৰ্দেশনাৰ অধীনত পৰিপক্বতাৰ পূৰ্বে ধন উলিওৱাৰ বাবে, মেপ কৰা সঞ্চয়/চলিত একাউন্টত থকা অপৰ্যাপ্ত বেলেঞ্চ সম্পূৰ্ণ কৰিবৰ বাবে প্ৰযোজ্য প্ৰাক পৰিপক্বতা দফাসমূহৰ সৈতে লাষ্ট ইন ফাৰ্ট আউট ভিত্তিত টাৰ্ম ডিপোজিট পৰিপক্বতাৰ পূৰ্বে ভাঙি পেলোৱা হ'ব। এই সুবিধা অনুমোদিত, যদিহে সঞ্চয়/চলিত একাউন্ট আৰু ফিল্ড ডিপোজিট একাউন্টত প্ৰথম একাউন্টকাৰী জন একে হয়। এফডিৰ বিপৰীতে অ'ডি সুবিধা উপভোগ কৰা সঞ্চয়/চলিত একাউন্টৰ ক্ষেত্ৰত, ছুইপ-ইন সুবিধাৰ অনুমতি প্ৰদান কৰা নহয়।

10. *ঘোষণা

মই / আমি ভাৰতৰ বাসিন্দা। মই / আমি ঘোষণা কৰোঁ যে মোৰ / আমাৰ দ্বাৰা প্ৰদান কৰা তথ্য সত্য আৰু শুদ্ধ। যদিহে তথ্য মিছা, অসত্য, ভুলকৈ উপস্থাপন কৰা আৰু বিস্তাৰিতকৈ বুলি ধৰা পৰে, তেন্তে মই সচেতন যে ইয়াৰ বাবে মই দায়ী হ'ব পাৰো। মই / আমি, তলত স্বাক্ষৰকাৰীসকলে বেংকৰ ৱেবছাইট www.rbl.bank.in (অন্য > চৰ্ত আৰু নিয়ম)ত প্ৰকাশিত চৰ্ত আৰু নিয়ম পঢ়িছো আৰু সকলো বিধান মানি চলিবলৈ আৰু বান্ধ খাই থাকিবলৈ সন্মত হৈছো, যিয়ে মোৰ / আমাৰ সকলো একাউন্ট খোলা ক্ষেত্ৰত, বৰ্তমান আৰু ভৱিষ্যতে আৰবিএলৰ সৈতে বেংক আৰু এটিএম / ডেবিট কাৰ্ড / মোবাইল বেংকিং / ইণ্টাৰনেট বেংকিং / ফোনকে ধৰি বিভিন্ন সেৱাৰ সৈতে জড়িত কিন্তু ইয়াৰ মাজতে সীমাবদ্ধ নোহোৱা বেংকিং / বিল পৰিশোধৰ সুবিধা আদি নিয়ন্ত্ৰণ কৰে। মই / আমি বুজি পাওঁ যে বেংকে নিজৰ একমাত্ৰ বিবেচনা অনুসৰি মোক / আমাক কোনো জাননী নিদিয়াকৈ যিকোনো সেৱা সম্পূৰ্ণভাৱে বা আংশিকভাৱে বন্ধ কৰিব পাৰে। মই এই কথাত সন্মত যে বেংকে সময়ে সময়ে প্ৰযোজ্য অনুসৰি সেৱা চাৰ্জৰ বাবে মোৰ একাউন্ট ডেবিট কৰিব পাৰে। মই / আমি এই কথাত সন্মত যে যদি মোৰ / আমাৰ অনুৰোধত পৰিপক্বতাৰ পূৰ্বে ধন উলিওৱাৰ অনুমতি প্ৰদান কৰা হয়, তেন্তে ভাৰতীয় বেংক / ভাৰতীয় ৰিজাৰ্ভ বেংকে সময়ে সময়ে নিৰ্ধাৰণ কৰা প্ৰচলিত নিয়ম অনুসৰি জমা ধনৰ সুত পৰিশোধৰ অনুমতি প্ৰদান কৰা হ'ব পাৰে। মই / আমি বেংক বা ইয়াৰ এজেন্টসকলক প্ৰয়োজন অনুসৰি ৰেফাৰেন্স / অনুসন্ধান কৰিবলৈ আৰু প্ৰয়োজনীয় বা উপযুক্ত বুলি বিবেচিত হোৱা ক্ৰেডিট ব্যুৱো / বিধিগত সংস্থা / অন্য এজেন্সীৰ সৈতে যিকোনো / সকলো তথ্য বিনিময় / ভাগ-বতৰা / অংশগ্ৰহণ কৰিবলৈ কৃত্ত্ব প্ৰদান কৰিছো।

মই / আমি, ইয়াৰ দ্বাৰা স্বীকাৰ কৰিছো আৰু দৃঢ়তাৰে কওঁ যে মই / আমি কোনো তৃতীয় পক্ষ / গ্ৰাহকৰ সৈতে কোনো ধৰণৰ অপ্ৰকাশিত চুক্তিৰ দ্বাৰা বান্ধ খাই থকা নাই, যিয়ে মোক / আমাক আৰবিএল বেংকক কোনো লেনদেন আৰু গ্ৰাহকৰ সৰ্বশেষ প্ৰকাশ কৰাত বাধা দিয়ে আৰু ইয়াৰোপৰিও, প্ৰযোজ্য আইনী আৰু নিয়ন্ত্ৰণমূলক প্ৰয়োজনীয়তা অনুসৰি আৰবিএল বেংকে প্ৰয়োজনীয় গ্ৰাহকৰ যিকোনো প্ৰয়োজনীয় তথ্য প্ৰদান কৰিবলৈ সন্মত হৈছে।

মই / আমি ইয়াৰ দ্বাৰা নিশ্চিত কৰোঁ যে আৰবিএল বেংকত একাউন্ট খোলাৰ বাবে মোৰ / আমাৰ দ্বাৰা প্ৰদান কৰা মোবাইল নম্বৰ আৰু ই-মেইল আইডি ইতিমধ্যে আৰবিএল বেংকত থকা আন কোনো একাউন্টত পঞ্জীয়ন কৰা হোৱা নাই। যদি এনে কোনো একাউন্ট থকা দেখা পোৱা যায়, তেন্তে নতুন একাউন্টটো খোলা নহ'বও পাৰে বা একাউন্টটো ব্লক হোৱা বুলি চিহ্নিত হ'ব।

একাউন্ট ভিত্তিক সম্পৰ্ক স্থাপনৰ সময়ত আৰু তাৰ পিছত মোৰ / আমাৰ দ্বাৰা দাখিল কৰা কেৱাইচি নথিপত্ৰ / তথ্যত কোনো ধৰণৰ আপডেট হোৱাৰ ক্ষেত্ৰত, প্ৰয়োজন অনুসৰি মই / আমি এনে নথিপত্ৰসমূহ আপডেট হোৱাৰ দ্ৰিঃ (30) দিনৰ ভিতৰত বেংকত দাখিল কৰিম।

ডেবিট কাৰ্ডৰ বাবে: মই / আমি, ইয়াৰ দ্বাৰা বেংকক মোক / আমাক জাননী অবিহনে, বেংকৰ পৰা লাভ কৰা একাউন্ট সম্পৰ্কীয় সেৱা আৰু পণ্যৰ সন্দৰ্ভত নিষ্পাদন কৰা আবেদন প্ৰ-পত্ৰ (সমূহ) / সঞ্চিক্ত নথিপত্ৰত প্ৰদান কৰা তথ্য, কেৱাইচি তথ্যৰ বাবে বেংকৰ শাখা / সহযোগী কোম্পানী / সংযুক্ত প্ৰতিষ্ঠান, সেৱা প্ৰদানকাৰী, অন্য বেংক / বিত্তীয় প্ৰতিষ্ঠান, চৰকাৰী বা নিয়ন্ত্ৰণ কৃত্ত্বপক্ষ বা তৃতীয় পক্ষলৈ সতাপন, বা বেংকে উপযুক্ত বুলি ভবা অন্য আনুষঙ্গিক উদ্দেশ্যৰ বাবে প্ৰকাশ কৰিবলৈ অনুমোদন আৰু সন্মতি দিওঁ। মই / আমি ইয়াৰ দ্বাৰা চুক্তিৰ গোপনীয়তা আৰু গোপনীয়তাৰ বিশেষাধিকাৰ স্পষ্টভাৱে ত্যাগ কৰিছো।

মই/আমি ইয়াৰ দ্বাৰা চিক্ৰাইচি পঞ্জীয়নত প্ৰয়োজনীয় তথ্য আপলোড কৰিবলৈ সন্মতি দিছো। মই ইয়াৰ দ্বাৰা মোৰ পৰিচয় আৰু ঠিকনা পৰীক্ষণৰ উদ্দেশ্যে চিক্ৰাইচি পঞ্জীয়নৰ পৰা মোৰ ৰেকৰ্ডসমূহ ডাউনলোড আৰু সংৰক্ষণ কৰিবলৈ মোৰ সন্মতি প্ৰদান কৰিছো। মই বুজিছো পাওঁ যে মোৰ কেৱাইচি ৰেকৰ্ডত মোৰ কেৱাইচি ৰেকৰ্ড / ব্যক্তিগত তথ্য যেনে মোৰ নাম, ঠিকনা, জন্ম তাৰিখ, পেন নম্বৰ ইত্যাদি অন্তৰ্ভুক্ত কৰা হয়।

a. আৰবিএল বেংকে আপোনালৈ আৰবিএল বেংকৰ দ্বাৰা প্ৰদান কৰা পণ্য, সেৱা বা প্ৰচাৰমূলক অফাৰৰ বিষয়ে অৱগত কৰিবলৈ আৰবিএল বেংকে নিজাববীয়াকৈ আৰু সহযোগীতাৰে বা অংশীদাৰ / তৃতীয় পক্ষৰ সৈতে টাই-আপৰ মাধ্যমেৰে বিপণন তথ্য প্ৰেৰণ কৰিবলৈ / যোগাযোগ কৰিবলৈ সময়ে সময়ে আবেদন প্ৰ-পত্ৰত আপোনাৰ ব্যক্তিগত তথ্য ব্যৱহাৰ কৰিব বিচাৰে। আপোনাৰ পছন্দ উল্লেখ কৰি আপুনি আৰবিএল বেংকক এছএমএছ, ফোন কল আৰু ই-মেইলৰ জৰিয়তে আপোনাৰ সৈতে যোগাযোগ কৰিবলৈ অনুমতি প্ৰদান কৰে বা অস্বীকাৰ কৰে:

☐ হয়, বেংকে মোক যোগাযোগ কৰিব পাৰে ☐ নহয়, বেংকে মোক যোগাযোগ কৰিব নোৱাৰে

b. মই/আমি বেংকক মোৰ/আমাৰ পৰা অধিক নিৰ্দিষ্ট সন্মতি বা অনুমোদন অবিহনে, মোৰ/আমাৰ সৈতে জড়িত তথ্য/ডেটা/সেৱা প্ৰদানকাৰী/সহায়ক কোম্পানী/আৰবিএল বেংকৰ সংযুক্ত/যৌথ উদ্যোগ/ যিকোনো ব্যক্তি যাৰ সৈতে বেংকে প্ৰৱেশ কৰিছে/প্ৰস্তাৱ দিছে, বেংকে আগবঢ়োৱা যিকোনো সামগ্ৰী/সেৱা বিপণন/অফাৰ/বিক্ৰীৰ উদ্দেশ্যে 'সেৱা/পণ্য' গ্ৰুপ কোম্পানী/সহযোগীসকলক ভাগ-বতৰা কৰা, প্ৰাশ কৰা, বিনিময় বা ব্যৱহাৰ কৰিবলৈ যিকোনো ধৰণে কৃত্ত্ব প্ৰদান কৰিছো।

☐ হয় ☐ নহয়, মই কোৱা তথ্য/ডেটা শ্বেয়াৰ, প্ৰকাশ, বিনিময় বা ব্যৱহাৰ কৰিবলৈ সন্মতি প্ৰদান নকৰো।

☐ মোৰ গ্ৰাহক আইডিৰ অধীনত আপলোড কৰা মোৰ কেৱাইচিৰ বিৱৰণত কোনো পৰিৱৰ্তন নহয় (টিক কৰক ☒ যদি প্ৰযোজ্য হয় অন্যথা নতুন চিআইএফ জমা দিয়ক)।

☐ ফাৰ্মৰ কেৱাইচি তথ্যসমূহৰ বৰ্তমানৰ অৱস্থাৰ কোনো পৰিৱৰ্তন হোৱা নাই।

মই / আমি, অটো ছুইপ সুবিধা (মনি মেক্স সুবিধা)ৰ বাবে নিম্ন উল্লেখিত কাৰ্যসমূহত সন্মত, গ্ৰহণ আৰু ঘোষণা কৰোঁ:

1. ছুইপ ইন / আউট সুবিধা লাভ কৰিবলৈ পেন বাধ্যতামূলক। প্ৰযোজ্য সুতৰ হাৰত ফিল্ড ডিপোজিট কেৱল ওপৰত উল্লেখ কৰা ডিফল্ট সময়সীমাৰ বাবে গঠন কৰা হয়।

2. ছুইপ-আউট সুবিধাৰ জৰিয়তে বুকিং কৰা ফিল্ড ডিপোজিট (সমূহ)ত ছুইপ-ইন সুবিধা অবিকল্পিতভাৱে সক্ষম কৰা হয়।

3. ফিল্ড ডিপোজিট (এফডি) একাউন্ট প্ৰতিটো 5000 টকাৰ ইউনিটত সৃষ্টি কৰা হ'ব। দিনটোৰ শেষত লিংক থকা একাউন্টত উপলব্ধ অতিৰিক্ত পুঁজিৰ বাবে এক একক ফিল্ড ডিপোজিট বুকিং কৰা হ'ব।

10. *ঘোষণা (অবিতত.....)

- এটিএমৰ জৰিয়তে ধন পৰিশোধ কৰা একাউন্টৰ ধন উলিওৱা / অভাৱড্ৰাফ্টৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ, ক্ৰিয়াবিশ্বসংগ্ৰহ বা অন্য কোনো উপায়েৰে কাউণ্টাৰৰ মাজেৰে লাভ কৰা চেক বা চেডিংছ / চলিত একাউন্টৰ পৰা ধন স্থানান্তৰৰ বাবে মোৰ / আমাৰ নিৰ্দিষ্ট অনুৰোধত ধন উলিওৱা / ছুইপ-ইন সুবিধা স্বয়ংক্ৰিয় হ'ব আৰু এলআইএফঅ' (লাষ্ট ইন ফাৰ্ট আউট)ভিত্তিত 1000 টকাৰ বহুগুণত হ'ব। এনেদৰে উলিওৱা এফডিউসমূহে উলিওৱাৰ তাৰিখৰ পৰা সূত আদায় কৰা বন্ধ কৰিব আৰু উলিওৱাৰ তাৰিখ পৰ্যন্ত সূত আদায় কৰা বন্ধ হ'ব, যদিহে প্ৰদান কৰিবলগীয়া হয়, তেন্তে আৰবিআইৰ প্ৰচলিত নিৰ্দেশনা / বেংকৰ নীতি অনুসৰি পৰিশোধ কৰা হ'ব। নূন্যতম বেলেঞ্চৰ প্ৰয়োজনীয়তাৰ যিকোনো অভাৱ ছুইপ-ইন সুবিধাৰ জৰিয়তে পূৰণ কৰা নহ'ব।
- পৰিপক্কতাৰ পূৰ্বে উলিওৱা:** বেংকৰ নীতি অনুসৰি সমগ্ৰ ধন উলিওৱাৰ বাবে প্ৰাক ধন উলিওৱা জৰিমনা প্ৰযোজ্য হ'ব। কিন্তু, জমা ধন বেংকত থকা সময়ছোৱাৰ বাবে এফডি সৃষ্টি কৰাৰ সময়ত চুক্তিবদ্ধ হাৰ অনুসৰি সূতৰ হাৰ প্ৰযোজ্য হ'ব।
- ছুইপ-আউট সুবিধাৰ জৰিয়তে বুকিং কৰা টাৰ্ম ডিপোজিটৰ বাবে ফিল্ড ডিপোজিটৰ কোনো পৰামৰ্শ প্ৰদান কৰা নহ'ব।
- উক্ত এফডিৰ বিপৰীতে ঋণ / অভাৱড্ৰাফ্টৰ সুবিধা প্ৰদান কৰা নহ'ব।
- মনোনয়ন:** মই / আমি বেংকক মানি মেল্ল সুবিধাৰ জৰিয়তে বুকিং কৰা জমা ধনৰ বাবে মোৰ / আমাৰ সঞ্চয় / চলিত একাউন্টত পঞ্জীয়নভুক্ত মনোনীত ব্যক্তিক বিবেচনা কৰিবৰ বাবে কৃত্ত্ব প্ৰদান কৰোঁ।
- মই / আমি বুজি পাওঁ যে স্বয়ং-পৰিচালিত মাইনৰ একাউন্টত ছুইপ-আউটৰ সুবিধা লাভ কৰিব নোৱাৰি।
- ছুইপ-আউট সুবিধাৰ জৰিয়তে বুকিং কৰা এফডিৰ সূত পৰিপক্কতাৰ সময়ত প্ৰদান কৰিব লাগিব আৰু মাহেকীয়া বা ত্ৰিমাসিক সূত প্ৰদানৰ বিকল্প উপলব্ধ নহ'ব।
- ছাৰভাইভৰশ্বিপ দফা:** ফিল্ড ডিপোজিটৰ ক্ষেত্ৰত, 'এজন বা জীৱিত' বা 'প্ৰাক্তন বা জীৱিত' বা 'যিকোনো ব্যক্তি বা জীৱিত / সকল' হিচাপে কাৰ্যকলাপৰ ধৰণৰ সৈতে ছুইপ-আউট ফিল্ড ডিপোজিটকে ধৰি সকলো চেনেলৰ জৰিয়তে বুকিং কৰা বেকাৰিং / স্মাৰ্ট ডিপোজিট আৰু এনে ডিপোজিটৰ পৰিপক্কতাৰ পূৰ্বে লিকুইডেচনৰ বাবে, মই / আমি এই কথাত সন্মত যে ছাৰভাইভৰশ্বিপ দফাৰ সৈতে যৌথ ফিল্ড ডিপোজিটৰ ক্ষেত্ৰত, জমাকৰ্তাসকলৰ যিকোনো এজনৰ মৃত্যু হ'লে, অনুৰোধৰ ভিত্তিত জীৱিত / জীৱিতসকলক পৰিপক্কতাৰ পূৰ্বেই ফিল্ড ডিপোজিটৰ ধন পৰিশোধ কৰি বেংকৰ দায়বদ্ধতা নিষ্কাশন কৰা হ'ব।
- সময়ে সময়ে প্ৰচলিত আয়কৰ আসনৰ বিধান অনুসৰি উৎসত কৰ কৰ্তন কৰা হ'ব। যদিহে টিডিএছ কৰ্তনৰ সময়ত জমা হোৱা সূত প্ৰযোজ্য টিডিএছ আদায়ৰ বাবে পৰ্যাপ্ত নহয়, তেন্তে সূতৰ আবেদনৰ সময়ত বৰ্তমানৰ নিৰ্দিষ্ট জমা ধনৰ পৰা টিডিএছৰ পৰিমাণ কৰ্তন কৰিব পৰা যায়।
- মই / আমি বুজি পাওঁ যে আটো ছুইপৰ সুবিধা নিষ্ক্ৰিয় কৰাৰ পিছত কোনো নতুন জমা ধন স্বয়ং সৃষ্টি নহ'ব।
- মই / আমি বুজি পাওঁ যে, বেংকে প্ৰযোজ্য চৰ্ত আৰু নিয়ম পৰিৱৰ্তন / সলনি কৰিব / শুধৰাব পাৰে ভ্ৰতাৰ একাউন্টৰ চৰ্ত আৰু নিয়মসমূহ আৰবিএল বেংকৰ ৱেবছাইট / নিকটতম শাখাত উপলব্ধ।
- মই / আমি বেংকক স্বয়ং-নবীকৰণ সুবিধাৰ সৈতে ফিল্ড ডিপোজিট খুলিবলৈ আৰু প্ৰচলিত প্ৰযোজ্য হাৰৰ সৈতে একে সময়সীমাৰ বাবে পৰিপক্কতাৰ সময়ত সূত আৰু মূলধন দুয়োটাৰে নবীকৰণ কৰিবলৈ অনুমোদন প্ৰদান কৰোঁ।
- মই / আমি <https://www.rbl.bank.in/terms-and-conditions> ত টাৰ্ম ডিপোজিটৰ বাবে আৰবিএল বেংকৰ ৱেবছাইটত উল্লেখ কৰা সাধাৰণ চৰ্ত আৰু নিয়মসমূহ গ্ৰহণ কৰোঁ।

'বিদেশী অৱদান (নিয়ন্ত্ৰণ) আইন, 2010 আৰু বিদেশী অৱদান (নিয়ন্ত্ৰণ) নিয়ম, 2011' ৰ অধীনত ঘোষণা

- ☐ মই / আমি নিশ্চিত কৰোঁ যে নিয়মীয়া কাৰ্যকলাপৰ অংশ হিচাপে মই / আমি বিদেশৰ পৰা কোনো বিদেশী বৰঙণি লাভ নকৰো আৰু ভৱিষ্যতে যদি আমি এনে কোনো অৱদান লাভ কৰো তেন্তে আমি পৰ্যাপ্ত জাননীৰ দ্বাৰা বেংকক আগতীয়াকৈ জনাই দিম বা
- ☐ মই / আমি নিশ্চিত কৰোঁ যে নিয়মীয়া কাৰ্যকলাপৰ অংশ হিচাপে মই / আমি বিদেশৰ পৰা বিদেশী অৱদান লাভ কৰো। এনে এফচিআৰএ ক্ৰেডিটৰ বাবে বিশেষভাৱে খেশলা বেংকৰ সৈতে এফচিআৰএ একাউন্টত বিদেশী বৰঙণি জমা কৰাৰ বাবে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা পৃথক অনুমোদন বিচৰা হৈছে আৰু মই / আমি এই বিষয়ে আৰবিএল বেংকৰ একাউন্টত নিশ্চিত কৰিছো।

11. *স্বাক্ষৰ

(অনুগ্ৰহ কৰি এই প্ৰ-পত্ৰখন স্বাক্ষৰ নকৰিব, যদি এইখন খালী হৈ থাকে। অনুগ্ৰহ কৰি সকলো প্ৰাসংগিক অংশ আৰু শুভ আপোনাৰ সন্মতি অনুসৰি সম্পূৰ্ণৰূপে পূৰণ কৰাটো নিশ্চিত কৰক আৰু তাৰ পিছতহে প্ৰ-পত্ৰত স্বাক্ষৰ কৰক)

Signature/Thumb Impression of depositor & Rubber stamp

Signature/Thumb Impression of Mandate holder & Rubber stamp

নাম: _____ তাৰিখ:

নাম: _____ তাৰিখ:

12. *মনোনয়ন পত্ৰ ডিএ 1: (মালিক, একক মালিকানাধীন প্ৰতিষ্ঠানত মনোনীত হ'ব নোৱাৰে)

- ☐ মই / আমি ওপৰৰ একাউন্টৰ বাবে এক মনোনয়ন দিব বিচাৰো (কেৱল এজন ব্যক্তিগত মনোনীত ব্যক্তিৰ অনুমতি আছে)
- ☐ মোৰ / আমাৰ মনোনয়ন সুবিধাৰ প্ৰয়োজন নাই। মই / আমি মোৰ দ্বাৰা প্ৰদান নকৰা মনোনয়নৰ লগত জড়িত বিপদ আৰু পৰিণতি বুজি পাওঁ আৰু স্বীকাৰ কৰোঁ।
- বিবৃত্তিত মনোনয়নৰ সবিশেষ প্ৰদৰ্শিত হ'ব: ☐ হয় ☐ নহয়

মই (নাম) _____ (ঠিকনা) _____ তলত উল্লেখ কৰা ব্যক্তিজনক মনোনীত কৰিছো

যাক মোৰ মৃত্যুৰ ক্ষেত্ৰত ওপৰৰ একাউন্টত জমা ধনৰ পৰিমাণ আৰবিএল বেংকক ঘূৰাই দিব পাৰে।

মনোনীত ব্যক্তিৰ নাম _____ মনোনীত ব্যক্তিৰ ঠিকনা _____

14. *স্বীকৃতি

আবেদন পত্ৰ গ্ৰাপ্ত কৰা হৈছে ☐ চলিত একাউন্ট	ৰেফাৰেন্স নং.
প্ৰাৰম্ভিক পৰিশোধৰ সবিশেষ	
প্ৰাৰম্ভিক ধনৰ পৰিকাণ টকা আখৰেৰে	
☐ নগদ	
☐ চেক নং. তাৰিখ ড্ৰ' কৰা হৈছে বেংক শাখা	
☐ মোৰ আৰবিএল একাউন্টত ডেবিট কৰক শাখা কোড টোকা: ডিডি / পিঅ' / চেক ক্ৰিয়াৰেপ্স সাপেক্ষে	
যথাযথভাৱে সম্পূৰ্ণ কৰা মনোনয়ন প্ৰ-পত্ৰ ডিএ 1 ☐ হয় ☐ নহয়	কৰ্মচাৰী আইডি
বেংক বিষয়াৰ নাম (পৰীক্ষা কৰিছে)	তাৰিখ
যিকোনো যোগাযোগৰ বাবে অনুগ্ৰহ কৰি আপোনাৰ ৰেফাৰেন্স নং উল্লেখ কৰিব	

ফোন ৰেংকিংৰ নিষ্ঠাবান দল বিষয় উপলব্ধ 24x7 - আমাৰ ফোন কৰক: +91 22 6232 7777 নম্বৰত	আমাক মেইল কৰক: আৱাসী / অধ্যক্ষ গ্ৰাহকৰ বাবে: customer@rbl.bank.in অনাৱাসী গ্ৰাহকৰ বাবে: nribanking@rbl.bank.in	ৱেবছাইট: www.rbl.bank.in
--	--	--

এছএমএছ ৰেংকিং: সকলো ৰেংকিং সঞ্চীয় প্ৰশ্নৰ বাবে টাইপ কৰক HELP আৰু 9223366333 লৈ প্ৰেৰণ কৰক	মাইবেংক আৰবিএল মাইবেংক - মোবাইল ৰেংকিং এপৰ শেহতীয়া সংস্কৰণ ডাউনলোড কৰিবলৈ ইয়াত স্কেন কৰক	ইণ্টাৰনেট ৰেংকিঙত লগিন: www.rbl.bank.in আৰু আপোনাৰ একাউন্টৰ সহজ প্ৰৱেশৰ আনন্দ উপভোগ কৰক	ডেবিট কাৰ্ড: বৈশিষ্ট আৰু সুবিধাত উত্তম আপোনাৰ বাবে যিটো সৰ্বোত্তম সেইটো নিৰ্বাচন কৰক
--	---	---	---

12. *মনোনয়ন পত্ৰ ডিএ 1: (অবিৰত.....)

জমাকৰ্তাৰ সৈতে সম্পৰ্ক (যদি থাকে) _____

*মনোনীত ব্যক্তিৰ জন্মৰ তাৰিখ

D	D	M	M	Y	Y	Y	Y
---	---	---	---	---	---	---	---

 মোবাইল নম্বৰ _____ ইমেইল আইডি _____

**যিহেতু এই তাৰিখত মনোনীত ব্যক্তি নাবালক, সেয়েহে মনোনীত ব্যক্তি নাবালক হৈ থকা অৱস্থাত মোৰ মৃত্যু হ'লে মনোনীত ব্যক্তিৰ হৈ একাউণ্টত জমা ধনৰ পৰিমাণ লাভ কৰিবলৈ মই _____ ক নিযুক্তি দিওঁ।

নিযুক্তিপ্ৰাপ্ত ব্যক্তিৰ জন্ম তাৰিখ

D	D	M	M	Y	Y	Y	Y
---	---	---	---	---	---	---	---

নাবালকৰ সৈতে স্বাক্ষৰ: _____ ঠিকনা: প্ৰাথমিক আবেদনকাৰীৰ সৈতে একে ☐

ঠিকনা, যদি প্ৰাথমিক আবেদনকাৰীৰ পৰা ভিন্ন হয়: _____

Signature/Thumb Impression of depositor & Rubber stamp

***সাক্ষীৰ বিৱৰণ

নাম _____	নাম _____																
স্বাক্ষৰ*** _____	স্বাক্ষৰ*** _____																
ঠিকনা _____	ঠিকনা _____																
তাৰিখ <table border="1"><tr><td>D</td><td>D</td><td>M</td><td>M</td><td>Y</td><td>Y</td><td>Y</td><td>Y</td></tr></table> স্থান _____	D	D	M	M	Y	Y	Y	Y	তাৰিখ <table border="1"><tr><td>D</td><td>D</td><td>M</td><td>M</td><td>Y</td><td>Y</td><td>Y</td><td>Y</td></tr></table> স্থান _____	D	D	M	M	Y	Y	Y	Y
D	D	M	M	Y	Y	Y	Y										
D	D	M	M	Y	Y	Y	Y										

***জমাকৰীয়ে স্বাক্ষৰ নকৰি বুঢ়া আঙুলিৰ ছাপ দিলেহে সাক্ষী (সকল)ৰ প্ৰয়োজন হয়। (সাক্ষী হ'ব পাৰে i. দুয়োজন বেংকৰ বিষয়া, ii. দুয়োজন তৃতীয় পক্ষৰ বা iii. জন তৃতীয় পক্ষৰ আৰু 1 জন বেংক বিষয়া।

**যদি মনোনীত ব্যক্তি নাবালক হয়, তেন্তে নাবালকৰ হৈ কাম কৰাৰ আইনগতভাৱে অধিকাৰী ব্যক্তিৰ স্বাক্ষৰ থাকিব লাগিব।

13. *একক মালিকানাধীন ঘোষণা

মই ইয়াৰ দ্বাৰা দৃঢ়তাৰে কওঁ যে মই _____ ৰ নাম আৰু শৈলীৰ অধীনত ব্যৱসায়টোৰ একমাত্ৰ মালিক আৰু সেইবাবে ইয়াৰ দায়িত্বৰ বাবে একমাত্ৰ দায়বদ্ধ। মই আৰু নিশ্চিত কৰোঁ যে মোৰ নিজৰ নামত চলোৱা সকলো ব্যৱসায়ৰ বাবে মই ব্যক্তিগত আৰু সম্পূৰ্ণৰূপে দায়বদ্ধ হয় আৰু হৈ থাকিম।

মই আপোনাক আৰবিএল বেংকৰ _____ শাখাত উক্ত মালিকানাধীন সংস্থাৰ বাবে এক কাৰেণ্ট একাউণ্ট খুলিবৰ বাবে অনুৰোধ জনাইছো।

মই নিজকে উক্ত একাউণ্টত উলিওৱা সকলো চেক আৰু অন্যান্যৰ বাবে দায়ী ঘোষণা কৰোঁ আৰু ব্যৱসায়িক একাউণ্ট পৰিচালনাৰ বাবে বেংকৰ নিয়মসমূহ মানি চলিবলৈ আৰু বান্ধ খাই থাকিবলৈ সন্মত হওঁ আৰু আৰবিএল বেংকক অনুৰোধ আৰু সকলো চেক আৰু অৰ্ডাৰক সন্মান কৰিবলৈ কৃত্ত্ব প্ৰদান কৰোঁ যিবোৰ 'ড্ৰ' কৰা বা বিল গ্ৰহণ কৰা বা নোট কৰা বা বেংকে মালিকানাধীন কোম্পানীক দিবলগীয়া ধনৰ ৰচিদ হ'ব পাৰে আৰু যিবোৰ উক্ত মালিকানাধীন সংস্থাৰ হৈ যথায় খতাবে স্বাক্ষৰ কৰা হ'ব, বেংকৰ সৈতে একক মালিকানাধীন একাউণ্টৰ দ্বাৰা চেনেলৰ জৰিয়তে আৰু সকলো চেক, নিশ্চয়তা বা অন্যান্য অৰ্ডাৰৰ বাবে একাউণ্টৰ পৰিচালনাৰ ক্ষেত্ৰত নিৰ্দেশ দিয়াৰ দৰে পদ্ধতি, যিবোৰ আপোনাৰ মালিকানাধীন ধনৰ বাবে উলিওৱা হ'ব পাৰে বা বিল গ্ৰহণ কৰা হ'ব পাৰে বা লক্ষ্য কৰা আলোচনাযোগ্য যন্ত্ৰসমূহ একক মালিকীস্বত্বৰ হৈ ৰছিদ পাছ কৰা হয় আৰু এনে চেক, নিশ্চয়তা, আপোনাৰ সৈতে একক মালিকানাধীন একাউণ্ট (সমূহ)লৈ অৰ্ডাৰ, বিল নোট বা আলোচনাযোগ্য যন্ত্ৰসমূহ আপাতত: ক্লেডিট বা অতিৰিক্তভাৱে উলিওৱা বা বেংকৰ কোনো অভাৱডাফ্ট বা কোনো বৃদ্ধিৰ অনুমতি প্ৰদান কৰিবলৈ অস্বীকাৰ কৰাৰ অধিকাৰ ক্ষতি নকৰাকৈ এনে ডেবিট অতিৰিক্তভাৱে উলিওৱা হ'ব পাৰে আৰু এনে যিকোনো অভাৱডাফ্ট আৰু সুতৰ পৰিশোধৰ বাবে মই দায়বদ্ধ হ'ম।

উক্ত মালিকানাধীন সংস্থাৰ সংবিধানত হ'ব পৰা যিকোনো পৰিৱৰ্তনৰ বিষয়ে মই বেংকক লিখিতভাৱে পৰামৰ্শ প্ৰদান কৰিম আৰু বেংকৰ বহীত উক্ত মালিকানাধীন সংস্থাৰ নামত বাকী থকা যিকোনো বাধ্যবাধকতাৰ বিষয়ে আৰু এনে বাধ্যবাধকতাসমূহ লিকুইডেট নোহোৱা পৰ্যন্ত মই বেংকৰ ওচৰত দায়বদ্ধ হ'ম।

মই এনে একাউণ্ট আৰু ইয়াৰ সৈতে জড়িত সেৱাসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য চৰ্ত আৰু নিয়মসমূহ পঢ়িছো আৰু সদায় সময়ে সময়ে সংশোধনী হোৱা এইবোৰ মানি চলিম।

Signature/Thumb Impression of the Sole Proprietor with stamp

15. অতি গুৰুত্বপূৰ্ণ চৰ্ত আৰু নিয়মসমূহ

- সকলো ভৌতিক ডেলিভাৰেবল সমূহ 'পছন্দৰ মেইলিং ঠিকনা'লৈ আৰু ডিজিটেল ডেলিভাৰেবলসমূহ বৰ্তমানৰ পঞ্জীয়নভুক্ত ইমেইল আইডি বা মোবাইল নম্বৰলৈ প্ৰেৰণ কৰা হ'ব।
- বেংকে পঞ্জীয়নভুক্ত পেয়ীসকলক পৰিশোধৰ বাবে একাউণ্টৰ স্বয়ং ডেবিটৰ বাবে ষ্টেণ্ডিং নিৰ্দেশনা ('এছআই') সুবিধা প্ৰদান কৰে। ধনৰ নাটনিৰ বাবে বা এছআইৰ কাম-কাজৰ সৈতে জড়িত তৃতীয় পক্ষৰ ফলত হোৱা বিলম্বৰ বাবে বেংক দায়ী নহ'ব।
- ৱেবছাইট আৰু শাখাসমূহৰ জাননী ব'ৰ্ডত প্ৰদৰ্শিত চাৰ্জৰ সূচীত উল্লেখ কৰা হাৰত তলৰ সেৱাসমূহৰ বাবে বেংকৰ চাৰ্জ প্ৰযোজ্য।
o নগদ ধন জমা কৰা আৰু উলিওৱা, একাউণ্টৰ শ্ৰেণীৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ধাৰিত নূন্যতম বেলেঞ্চৰ ৰক্ষণাবেক্ষণ নকৰা, এছএমএছ সতৰ্কবাণী, ৱেমিটেন্স, একাউণ্ট বন্ধ কৰাৰ চাৰ্জ আদি।
- ডেবিট কাৰ্ড 'অসক্ৰিয়' অৱস্থাত প্ৰেৰণ কৰা হৈছে / হ'ব। সক্ৰিয় কৰিবলৈ আপুনি প্ৰথমে আপোনাৰ পিন সৃষ্টি কৰিব লাগিব। ভাৰতৰ ভিতৰত এটিএম আৰু পিঅ'এছ লেনদেন অবিকল্পিতভাৱে সক্ৰিয় কৰা হয়।
- ডিএনচিৰ বাবে পঞ্জীয়ন হোৱা নিৰ্বিশেষে বেংকে গ্ৰাহকৰ সৈতে একাউণ্ট সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্যৰ বাবে যোগাযোগ কৰিব (যেনে অকৃত্ত্বশীল লেনদেন ইয়াদি)।
- ডেবিট কাৰ্ডৰ লেনদেনৰ অধিকাৰ / সীমাসমূহ তলত দিয়া বিকল্পসমূহৰ জৰিয়তে সক্ৰিয় / অক্ষম / পৰিৱৰ্তিত কৰিব পৰা যায়-ইণ্টাৰনেট বেংকিং / মোবাইল বেংকিং / আইডিআৰ / শাখা।
- এক ফিল্ড ডিপোজিটত, চুক্তিবদ্ধ হাৰত সূত ত্ৰিমাসিকভাৱে কম্পাউণ্ড কৰা হয়। সূত ঘণনাৰ উদ্দেশ্যে বছৰটো 365 দিন হিচাপে লোৱা হয়। সম্পূৰ্ণ বা আংশিকভাৱে ধন উলিওৱাকে ধৰি জমা ধন পৰিপক্কতাৰ পূৰ্বে বন্ধ কৰা হ'লে সূত প্ৰদান কৰা হ'ব যি সময়ৰ বাবে এফডিট প্ৰকৃতিতে বেংকত থাকে, সেই সময়ৰ বাবে প্ৰযোজ্য হাৰত 1% জৰিমনা বিহা হ'ব। আৰবিআইৰ নিৰ্দেশনা অনুসৰি নূন্যতম কা যকালতকৈ কম সময়ৰ বাবে জমা ধন বেংকত থাকিলে কোনো সূত প্ৰদান কৰা নহ'ব।
- ডেবিট কাৰ্ডৰ মাচুল www.rbl.bank.in >> ননসেৱা চাৰ্জ আৰু মাচুলত থকা চাৰ্জৰ সময়সূচী অনুসৰি প্ৰযোজ্য হ'ব।
- 24 মাহৰ অবিৰত সময়ৰ বাবে কোনো গ্ৰাহকৰ দ্বাৰা প্ৰৰোচিত লেনদেন (যেনে বিভীষ, অবিভীষ বা কেৱাইট আপডেচন) নথকা একাউণ্টসমূহক ডব্বেল / অকাৰ্যকৰী একাউণ্ট হিচাপে শ্ৰেণীভুক্ত কৰা হ'ব। গ্ৰাহকে শাখা পৰিদৰ্শন নকৰা পৰ্যন্ত আৰু একাউণ্ট সক্ৰিয় কৰাৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ নিবিদা নকৰা পৰ্যন্ত কোনো ধৰণৰ নগদ ধন জমা বা উলিওৱাৰ অনুমতি প্ৰদান কৰা নহ'ব।
- বেংক একাউণ্টত জমা ধন সময়ে সময়ে নিয়মৰ দ্বাৰা নিৰ্ধাৰিত পৰিমাণলৈকে ডিআইচিজিচিট বীমা কৰা হয়। জমা বীমাৰ বিষয়ে জানিবলৈ অনুগ্ৰহ কৰি www.dicgc.org.in ত লগ ইন কৰক।
- বেংকৰ অভিযোগ নিৰাময় নীতি 'গ্ৰাহকৰ অভিযোগৰ প্ৰতিকাৰৰ বাবে বেংকৰ গ্ৰাহক সেৱা ৱেবছাইট www.rbl.bank.in ৰ অধীনত প্ৰদৰ্শন কৰা হৈছে। আপোনাৰ অভিযোগ পঞ্জীয়ন কৰিবলৈ অনুগ্ৰহ কৰি আপোনাৰ নিকটৱৰ্তী শাখালৈ যাওক বা বেংকৰ ১৭ছাইট www.rbl.bank.in ত গ্ৰাহক সেৱাত লগ অন কৰক বা +91 22 6232 7777 নম্বৰত ফোন কৰক।
- বিশদ চৰ্ত আৰু নিয়মৰ বাবে, অনুগ্ৰহ কৰি চাওক- www.rbl.bank.in>> অন্যান্য >> অতি গুৰুত্বপূৰ্ণ চৰ্ত আৰু নিয়ম।

*কেৱাইচি বিৱৰণ	*নথিপত্ৰৰ নাম	*নথিপত্ৰ আইডি নং.	*জাৰি কৰা স্থান	*জাৰি কৰা তাৰিখ	মেয়াদ উকলি যোৱাৰ তাৰিখ	*জাৰি কৰা কতৃপক্ষ																
*পছন্দৰ মেইল কৰা ঠিকনাৰ প্ৰমাণ				<table border="1"><tr><td>D</td><td>D</td><td>M</td><td>M</td><td>Y</td><td>Y</td><td>Y</td><td>Y</td></tr></table>	D	D	M	M	Y	Y	Y	Y	<table border="1"><tr><td>D</td><td>D</td><td>M</td><td>M</td><td>Y</td><td>Y</td><td>Y</td><td>Y</td></tr></table>	D	D	M	M	Y	Y	Y	Y	
D	D	M	M	Y	Y	Y	Y															
D	D	M	M	Y	Y	Y	Y															
পঞ্জীয়নভুক্ত ঠিকনাৰ প্ৰমাণ				<table border="1"><tr><td>D</td><td>D</td><td>M</td><td>M</td><td>Y</td><td>Y</td><td>Y</td><td>Y</td></tr></table>	D	D	M	M	Y	Y	Y	Y	<table border="1"><tr><td>D</td><td>D</td><td>M</td><td>M</td><td>Y</td><td>Y</td><td>Y</td><td>Y</td></tr></table>	D	D	M	M	Y	Y	Y	Y	
D	D	M	M	Y	Y	Y	Y															
D	D	M	M	Y	Y	Y	Y															
ব্যৱসায় কৰা মুখ্য স্থানৰ প্ৰমাণ				<table border="1"><tr><td>D</td><td>D</td><td>M</td><td>M</td><td>Y</td><td>Y</td><td>Y</td><td>Y</td></tr></table>	D	D	M	M	Y	Y	Y	Y	<table border="1"><tr><td>D</td><td>D</td><td>M</td><td>M</td><td>Y</td><td>Y</td><td>Y</td><td>Y</td></tr></table>	D	D	M	M	Y	Y	Y	Y	
D	D	M	M	Y	Y	Y	Y															
D	D	M	M	Y	Y	Y	Y															
*কেৱাইচি বিৱৰণ	*নথিপত্ৰৰ নাম	*নথিপত্ৰ আইডি নং.	*জাৰি কৰা স্থান	*জাৰি কৰা তাৰিখ	মেয়াদ উকলি যোৱাৰ তাৰিখ	*জাৰি কৰা কতৃপক্ষ																
*পৰিচয়ৰ প্ৰমাণ 1				<table border="1"><tr><td>D</td><td>D</td><td>M</td><td>M</td><td>Y</td><td>Y</td><td>Y</td><td>Y</td></tr></table>	D	D	M	M	Y	Y	Y	Y	<table border="1"><tr><td>D</td><td>D</td><td>M</td><td>M</td><td>Y</td><td>Y</td><td>Y</td><td>Y</td></tr></table>	D	D	M	M	Y	Y	Y	Y	
D	D	M	M	Y	Y	Y	Y															
D	D	M	M	Y	Y	Y	Y															
*পৰিচয়ৰ প্ৰমাণ 2				<table border="1"><tr><td>D</td><td>D</td><td>M</td><td>M</td><td>Y</td><td>Y</td><td>Y</td><td>Y</td></tr></table>	D	D	M	M	Y	Y	Y	Y	<table border="1"><tr><td>D</td><td>D</td><td>M</td><td>M</td><td>Y</td><td>Y</td><td>Y</td><td>Y</td></tr></table>	D	D	M	M	Y	Y	Y	Y	
D	D	M	M	Y	Y	Y	Y															
D	D	M	M	Y	Y	Y	Y															

Page 7 of 7